

Total number of printed pages-7

2 TDC BUSSTS (G/S)

2009

## BUSINESS STATISTICS

(General / Speciality)

Full Marks : 70

Pass Marks : 28

Time : Three hours

*The figures in the margin indicate full marks for the questions.*

1. (a) এটা ভাল প্রসাৰ-মাপৰ থাকিবলগীয়া কমেও পাচটা  
বৈশিষ্ট্য উল্লেখ কৰা। 5

Mention at least five characteristics of a good measure of dispersion.

- (b) তলত দিয়া তথ্যৰ পৰা মাধ্য আৰু প্ৰসৰণ নিৰ্ণয় কৰা। 9

Calculate Mean and Variance from the following data :

X :	10 - 19	20 - 29	30 - 39	40 - 49	50 - 59	60 - 69	70 - 79
f :	3	61	223	137	53	19	4

Contd.

অথবা / Or

- (c) তলত দিয়া তথ্যৰ পৰা  $X$ ৰ মান নির্ণয় কৰা যদি মাধ্য  
17 হয়। 5

From the following data find the value of  $X$ ,  
if A.M. is 17.

বয়স :	8	20	26	29
Age :				

ব্যক্তিৰ সংখ্যা :	3	2	$\times$	1
No. of persons :				

- (d) এটা উৎকৃষ্ট কেন্দ্ৰীয় প্ৰণতাৰ মাপৰ কমেও পাচটা  
বৈশিষ্ট্যৰ বিষয়ে আলোচনা কৰা। নমুনা পদ্ধতিৰে তথ্য  
সংগ্ৰহৰ ক্ষেত্ৰত থকা সুবিধাবিলাক উল্লেখ কৰা।

$$5+4=9$$

Discuss *any five* essential qualities of an ideal  
measure of central tendency and state the  
advantages of sample survey of collecting  
data.

2. (a) সমান্তৰাল বেখা কি? সমান্তৰালৰ বেখা দুড়াল কিয় হয়? 5

What is regression line? Why there are two  
lines of regression?

- (b) তলত দিয়া তথ্যৰ পৰা কার্ল পিয়েরছনৰ সহসম্বন্ধ সহগ  
নিৰ্ণয় কৰা। 9

Calculate Karl Pearson's coefficient of correlation from the data given below :

$$X: 39 \ 65 \ 62 \ 90 \ 82 \ 75 \ 25 \ 98 \ 36 \ 78 \\ Y: 47 \ 53 \ 58 \ 86 \ 62 \ 68 \ 60 \ 91 \ 51 \ 84$$

অথবা / Or

- (c) সহসম্বন্ধ গুণাংক বুলিলে কি বুজা? ইয়াৰ পৰিসৰ কি?

4+1=5

What is coefficient of correlation ? What is its range ?

- (d) তলত দিয়া তথ্যৰ পৰা সমান্তৰাল সমীকৰণ দুটা নিৰ্ণয় কৰা। 9

From the following data obtain the two regression equations :

$$X: 6 \ 2 \ 10 \ 4 \ 8 \\ Y: 9 \ 11 \ 5 \ 8 \ 7$$

3. (a) অৰ্থনৈতিক আৰু বাণিজ্যিক বিষয়ে অধ্যয়নৰ ক্ষেত্ৰত  
সূচকাংকৰ পাঁচটা ব্যৱহাৰ উল্লেখ কৰা। 5

Mention five different uses of Index Number in the study of Economics and Commerce.

- (b) তলত দিয়া তথ্যখনিক পৰা 1993 চনৰ কাৰণে  
 (i) লাচপেয়াৰ প্ৰণালী আৰু (ii) ফিছাৰৰ আদৰ্শ সূত্ৰৰ  
 দ্বাৰা মূল্য সূচকাংক নিৰ্ণয় কৰা। 5+4=9

Calculate price indices for the year 1993, from the following using (i) Laspeyre's method and (ii) Fisher's Method.

Commodity দ্বাৰা	1990		1993	
	Price মূল্য	Quantity পৰিমাণ	Price মূল্য	Quantity পৰিমাণ
A	6	50	10	56
B	2	100	2	120
C	4	60	6	60
D	10	30	12	24

অথবা / Or

- (c) ফিছাৰ সূচকাংকক কিয় আদৰ্শ সূচকাংক বোলা হয়? 5

Why Fisher Index Number is called Ideal Index?

(d) মুখ্য সূচকাংক আৰু পৰিমাপ সূচকাংকৰ মাজৰ পাৰ্থক্য লিখা আৰু সূচকাংকৰ ক্ষেত্ৰত থকা পাঁচটা সীমাবদ্ধতা উল্লেখ কৰা। 4+5=9

Distinguish between Price and Quantity Index number's. Also mention five limitations of Index Number.

4. (a) ক্ষুদ্রতম বৰ্গপ্ৰণালীৰে তলত দিয়া তথ্যখনিৰ দীৰ্ঘকালীন প্ৰণতা নিৰ্ণয় কৰা : 5

Using the least square principle find the trend values from the following data :

বছৰ :

Year :	1990	1991	1992	1993	1994	1995	1996
--------	------	------	------	------	------	------	------

উৎপাদন :

Production :	83	60	54	21	22	13	23
--------------	----	----	----	----	----	----	----

(b) কালশ্ৰেণীৰ উপাংশবিলাক ব্যাখ্যা কৰা। কালশ্ৰেণীৰ বিশ্লেষণৰ বাবে ব্যৱহৃত হোৱা যিকোনো দুটা আৰ্হি লিখা। 7+2=9

Explain the components of a time series. Write down any two models used for time series analysis.

অথবা / Or

- (c) তলৰ তথ্যৰ পৰা তিনি বছৰীয়া চলন্ত গড় প্ৰণালীৰ প্ৰণতা  
নিৰ্ণয় কৰা : 5

Find the trend values by 3-yearly moving average method from the following data :

বছৰ : 1990 1991 1992 1993 1994 1995 1996 1997 1998

Year :

বিক্রী : 5 7 9 12 11 10 8 12 13

Sales (in lakhs) :

- (d) চমুটোকা লিখা : (যিকোনো তিনিটাৰ)  $3 \times 3 = 9$

Write short notes on : (any three)

(i) দীৰ্ঘকালীন প্ৰণতা

Trend

(ii) ঋতুনিষ্ঠ অস্থিৰতা

Seasonal fluctuations

(iii) চক্ৰীয় অস্থিৰতা

Cyclical fluctuations

(iv) যাদৃচ্ছিক অস্থিৰতা

Irregular fluctuations.

5. (a) সম্ভাবিতার যোগনীতি বা যোগসূত্র আৰু সম্ভাবিতার গুণনীতিৰ বিষয়ে উল্লেখ কৰা। 2+3=5

State the Additive and Multiplicative Laws of Probability.

(b) পূর্বাভাসৰ যিকোনো তিনিটা পদ্ধতিৰ বিষয়ে আলোচনা কৰা। 3×3=9

Discuss *any three* methods of forecasting.

অথবা / Or

(c) ব্যৱসায় পূর্বাভাসৰ যিকোনো পাঁচটা উদ্দেশ্য উল্লেখ কৰা। 5

State *five* objectives of Business Forecasting.

(d) বিক্ৰী-পূর্বাভাস আৰু চাহিদা-পূর্বাভাসৰ বিষয়ে বৰ্ণনা কৰা। 4+5=9

Explain Sales forecasting and Demand forecasting.

---